

# গোট-৩

## ষষ্ঠ অধ্যায়

# দ্বিতীয়ক বৃত্তি (Secondary Activities)

সকলোবোৰ অৰ্থনৈতিক কাৰ্য যেনে, প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক আদিয়ে, মানুহক জীয়াই থাকিবলৈ থ্রয়োজন থকা সম্পদ সমূহৰ আহৰণ আৰু তাৰ সম্ভৱহাৰ কৰা কামৰ সতে জড়িত হৈ থাকে।

দ্বিতীয়ক বৃত্তিয়ে কেঁচা সামগ্ৰীবোৰক, মূল্যবান দ্রব্যলৈ কৃপান্তৰ কৰি তুলি প্ৰাকৃতিক সম্পদবোৰৰ মূল্য বৃদ্ধি কৰে। তুলা হিচাবে কপাহৰ ব্যবহাৰ সীমিত, কিন্তু ইয়াক যেতিয়া সুতালৈ কৃপান্তৰিত কৰা হয়, তেতিয়া বহু মূল্যবান হৈ পৰে আৰু কাপোৰ বনাবলৈ ব্যবহাৰ কৰিব পৰা যায়। খনিৰ পৰা আহৰণ কৰা আকৰিক লোৰ প্ৰত্যক্ষ ব্যবহাৰ নাই যদিও, তীখালৈ কৃপান্তৰ কৰাৰ পিছত, মূল্য বৃদ্ধি পোৱাৰ লগতে বহুতো মূল্যবান যন্ত্ৰপাতি, সজুলি ইত্যাদি বনোৱা কাৰ্যত ব্যবহাৰ হয়। কৃষিজাত দ্রব্য বনাপ্ল, খনি আৰু সমুদ্ৰৰ পৰা আহৰণ কৰা সকলো পদাৰ্থক ক্ষেত্ৰতে একেটা সত্য উপলক্ষ কৰিব পৰা যায়। সেয়েহে কৰ পাৰি যে দ্বিতীয়ক কাৰ্যই ঔদ্যোগিক, প্ৰক্ৰিয়াকৰণ আৰু নিৰ্মান (বুনিয়াদ) শিল্প সমূহৰ লগত সংশ্ৰব বাঢ়ে।

### নিৰ্মান শিল্প (Manufacturing) :

নিৰ্মান শিল্প সমূহে সম্পূৰ্ণ দিহা থকা উৎপাদন কাৰ্য সামৰি লয়, কুটিৰ শিল্পৰ পৰা লো আৰু তীখাৰ সাঁচত তৈয়াৰ কৰা বস্তুলৈ, প্লাষ্টিকৰ পুতুলা বোৰত মোহৰ লগোৱাৰ পৰা কম্পিউটাৰ অথবা মহাকাশ যানৰ, হালকা উপাখণ্ডবোৰক সংযোজন কৰা কামবোৰ সামৰি লয়। এই প্ৰত্যেক প্ৰক্ৰিয়াৰে কিছুমান সাধাৰণ বিশেষত্ব আছে; যেনে শক্তিৰ প্ৰয়োগ থকা, সমৰূপ সামগ্ৰীৰ সমূহ উৎপাদন কৰা আৰু নিৰ্ধাৰিত মান অনুসৰি পণ্ড্ৰব্য উৎপাদন কৰোতে কাৰখনাৰ পটভূমি লক্ষ্য বাখিব পৰা বিশেষত্ব থকা শ্ৰমিকক নিযুক্তি দিয়া ইত্যাদি। আধুনিক শক্তি আৰু যন্ত্ৰপাতিৰ প্ৰয়োগ কৰি নাইবা পুৰণি পদ্ধতি অবলম্বনৰ দ্বাৰাও নিৰ্মান শিল্পই উৎপাদন কৰিব পাৰে। তৃতীয় বিশ্ব, বেচিসংখ্যক দেশত এতিয়াও ঔদ্যোগিকৰণৰ আক্ৰিক ভাবাৰ্থ থকাহে দেখা পোৱা যায়। এইবোৰ দেশৰ “ঔদ্যোগৰ সম্পূৰ্ণ এটা চিৰ পদ্ধতি কৰা টান। ইয়াত “শিল্প উদ্যোগ” কাৰ্যৰ গুৰুত্ব বেছি কাৰণ তেওঁলোকে সৰলভাৱে, কম জটিলতা থকা পদ্ধতিৰে, উৎপাদন কৰে।

### আধুনিক বৃহৎ নিৰ্মান শিল্পৰ বিশেষত্ব (Characteristics of Modern Large Scale Manufacturing) :

আধুনিক বৃহৎ ঔদ্যোগিক পদ্ধতিত নিম্নলিখিত বৈশিষ্ট্য সমূহ থাকে :

### কাৰ্যকুশলতাত বিশেষ পাৰদৰ্শিতা থকা/উৎপাদনৰ পদ্ধতি (Specialisation of Skills/Methods of Production)

হস্ত শিল্প পদ্ধতিৰ কাৰখনাবোৰত প্ৰয়োজনৰ সাপেক্ষ মাথোন, কেইখন মানহে বস্ত্ৰ উৎপাদন কৰে। সেইবাবে দামো বহু বেছি হয়। আনহাতে বৃহৎ পৰিমানৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰতিজন কৰ্মীৰ দ্বাৰা মাত্ৰ এটা কামকে পুনৰূপি সমাধা কৰাই বৃহৎ পৰিমানত নিৰ্ধাৰিত মানবিশিষ্ট অংশৰ উৎপাদন কৰাটো বুজায়।

### “ঔদ্যোগিৰ পদ্ধতিৰ” উদ্যোগ আৰু নিৰ্মান শিল্প 'Manufacturing' and 'Manufacturing Industry'

ঔদ্যোগিক পদ্ধতিৰ উৎপাদনৰ আক্ৰিক অৰ্থ হ'ল “হাতেৰে বনোৱা”। আজিকালি যদিও “যন্ত্ৰ দ্বাৰা বনোৱা” সামগ্ৰীৰ অন্তভূতিৰ্ভও থকা দেখা পোৱা যায়। ই একপ্ৰকাৰৰ অপৰিহাৰ্য প্ৰক্ৰিয়া, যাৰ দ্বাৰা কেঁচা সামগ্ৰীক উচ্চমূল্যৰ সম্পূৰ্ণ দ্রব্যলৈ কৃপান্তৰ কৰি স্থানীয় নাইবা দূৰৰ বজাৰ সমূহলৈ বিক্ৰীৰ বাবে পঠিওৱা হয়। মুঠতে এটা কথা বাৰকৈক উপলক্ষি কৰিব পাৰি যে, এটা শিল্প, ভোগোলিক স্থান অনুসাৰে, নিৰ্মান কাৰ্যৰ একক হিচাপে থাকে, য'ত হিচাবৰ খাটা চোৱা-চিতা কৰা হয় আৰু পৰিচালিত সুপদ্ধতিৰ অন্তৰালত তালিকাভুক্ত হৈ থাকে। উদ্যোগ শব্দটো বৰ ব্যাপক, সেয়েহে “নিৰ্মান শিল্প”ৰ সমাৰ্থক (synonymous) ভাবেও ব্যবহাৰ কৰিব পাৰি। কোনো লোকে যেতিয়া “তীখা শিল্প”, “ৰাসায়নিক শিল্প” আদি শব্দবোৰ ব্যবহাৰ কৰে, তেতিয়া আমাৰ মনলৈ, কাৰখনা আৰু তাৰ প্ৰক্ৰিয়াবোৰৰ কথাবোৰ, ভাবি আহে। কিন্তু আন বহুতো দ্বিতীয়ক কৰ্ম আছে,

যি কোনো ধরণৰ কাৰখনাৰ দ্বাৰা পৰিচালিত হৈ থকা নাই; যেনে ধৰা আজিকালিৰ, তথাকথিত “আতিথেয়তা উদ্যোগ” (Entertainment Industry) আৰু “পৰ্যটন উদ্যোগ (Tourism Industry)” ইত্যাদি, সেয়েহে, স্পষ্টভাৱত কৰলৈ গলে দীৰ্ঘলীয়াকৈ লিখা ‘ওদ্যোগিক পদ্ধতিৰ উদ্যোগ’ শব্দটোকে ব্যৱহাৰ কৰিব পাৰি।

### যন্ত্ৰৰ প্ৰৱৰ্তন (Mechanisation) :

কেতোৰ সৰঞ্জাম ব্যৱহাৰ কৰি কাম কৰাকে যন্ত্ৰৰ প্ৰৱৰ্তন বোলা হয়। স্বয়ংক্ৰিয়তাক (অৰ্থাৎ মানুহৰ সহযোগীতা নথকাকৈ চলি থকা প্ৰক্ৰিয়া) যন্ত্ৰ প্ৰৱৰ্তনৰ, এক অগ্ৰগামী ভৰ হিচাবে আখ্যা দিব পাৰি। ফিড-বেক (Feed Back) আৰু আবদ্ধ পাক গাঁঠিৰ (Closed loop) কম্পিউটাৰ নিয়ন্ত্ৰণ পদ্ধতিকে চলি থকা কাৰখনাবোৰে, য'ত যন্ত্ৰবোৰক “চিন্তাশীল” কৰি বিকশিত কৰি তোলা হ'ল, তেনে কাৰখনাবোৰে এতিয়াৰ পৃথিবীখন জাতিক্ষাৰ হৈ পৰিল।

### প্ৰযুক্তিবিদ্যাৰ উন্নাবন (Technological Innovation) :

গুণগত নিয়ন্ত্ৰণ, আবৰ্জনা আৰু অযোগ্যতা আঁতাৰাবলৈ আৰু প্ৰদূষণ বিৰোধিতাৰ বাবে, গবেষণা আৰু বিকাশৰ কুটনৈতিক কৌশল প্ৰয়োগৰ দ্বাৰা প্ৰযুক্তি বিদ্যাৰ উন্নাবন, আধুনিক ওদ্যোগিক প্ৰক্ৰিয়াৰ এক প্ৰয়োজনীয় গঢ়গতি।

### সাংগঠনিক গঠন আৰু স্তৰীকৰণ (Organisation Structure and Stratification) :

আধুনিক ওদ্যোগিক প্ৰক্ৰিয়াৰ বৈশিষ্ট্যসমূহ—

- (ক) এক জটিল যান্ত্ৰিক প্ৰযুক্তি থকা,
- (খ) চৰম বিশেষত যুক্ত আৰু স্বল্প চেষ্টা আৰু নিম্ন খৰচৰে বহুবেছি সামগ্ৰী উৎপাদন কৰাৰলৈ, শ্ৰমিকৰ শ্ৰমৰ বিভাজন কৰা,
- (গ) ব্যাপ্ত মূলধন,
- (ঘ) বৃহত্তম সংগঠন,
- (ঙ) আমোলাতন্ত্ৰ কাৰ্য নিৰ্বাহক হিচাবে থকা।

### অসমান ভাৱে থকা ভৌগোলিক বিতৰণ (Uneven Geographic Distribution) :

আধুনিক ওদ্যোগিক শিল্প, মাঝেৰে কিছুসংখ্যক ঠাই বিশেষে অধিক ঘনীভূত হৈ পূৰ্ণ বিকশিত হৈছে। পৃথিবীৰ স্থলভাগৰ, ১০ শতাংশতকৈ কম ঠাইত, এনে পূৰ্ণ বিকাশ হৈছে, এই ৰাষ্ট্ৰসমূহ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ কেন্দ্ৰ স্বৰূপ হৈ আছে, তথাপিও, সৰ্বমুঠ আৱৰি থকা অঞ্চললৈ চালে দেখা যাব যে, প্ৰক্ৰিয়াকৰণৰ গাঢ়তাৰ বাবে উদ্যোগ ক্ষেত্ৰসমূহ, ক্ৰিক্ষেত্ৰ সমূহতকৈ দেখদেখকৈ সৰু আৰু কম ঠাইত ঘনীভূত হৈ আছে। উদাহৰণস্বৰূপে, আমেৰিকাৰ ২.৫ বৰ্গ কিলোমিটাৰ জুৰি থকা মাকৈ বলয় এটাত প্ৰায় চাৰিখন্মান বৃহৎ খেতিপথাৰ সোমাই থাকে যত ৫০-১০০ জন লোকৰ সাহাৰ্য দিব পৰাকৈ, প্ৰায় ১০-২০ জনকৈ কৰ্মীক নিযুক্তি দিয়ে। কিন্তু একেটা অঞ্চলে ভালেসংখ্যক বৃহত্তৰ একত্ৰিত কাৰখনা সামৰি লৈ, হাজাৰজন কৰ্মীক নিযুক্তি দিব পাৰিলৈহেঁতেন।

### বৃহৎ উদ্যোগবোৰে, কিয় বাক বিভিন্ন অবস্থান বাচি লয় ?

উদ্যোগবোৰে ব্যয়ৰ পৰিমান হাস কৰি লাভাংশ সৰ্বাধিক কৰে। সেয়ে, উদ্যোগবোৰ এনে ঠাইত অবস্থান লোৱা উচিত য'ত উৎপাদনৰ খৰচ কমকৈ হয়। ওদ্যোগৰ অবস্থানৰ বাবে প্ৰভাৱ বিস্তাৰ কৰা কিছুমান কাৰক নিম্নলিখিত ধৰণৰে আলোচনা কৰা হ'ল।

### বজাৰলৈ থকা প্ৰবেশ (Access to Market) :

ওদ্যোগিক প্ৰক্ৰিয়াগত উৎপাদিত সামগ্ৰীসমূহৰ বাবে এখন বজাৰৰ অস্তিত্ব থকাটোকে, অবস্থান নিৰ্মাণক কাৰক হিচাবে পৰিগণিত কৰা হয়। “বজাৰ” অৰ্থাৎ য'ত, জনগনৰ মাজত, এই সামগ্ৰীবোৰৰ চাহিদা আৰু ত্ৰয় কৰা ক্ষমতা থাকে (কিনিব পৰা সামৰ্থ্য) অৰ্থাৎ বিক্ৰীকৰ্ত্তাৰ পৰা ঠাইতে ক্ৰয় কৰিব পৰা সামৰ্থ্য থাকিব লাগিব। দূৰদূৰণিত বসতি কৰি থকা তাকৰীয়া জনগণৰ বাবে সৰু বজাৰৰ ব্যৱস্থা থাকে। ইউৰোপ, উত্তৰ আমেৰিকা, জাপান আৰু অস্ট্ৰেলিয়াৰ উন্নত অঞ্চলবোৰে বৃহৎ গোলকীয় বজাৰৰ লেনদেন কৰে, কাৰণ এই অঞ্চলসমূহত বসতি কৰি থকা জনসংখ্যাৰ ক্ৰয় কৰা ক্ষমতা সৰ্বাধিক। দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ ঘন লোকবসতি পূৰ্ণ অঞ্চল বোৰেও ডাঙৰ বজাৰৰ যোগান ধৰিব পাৰে। কিছুমান নিৰ্মানশিল্প, যেনে উৰাজাহাজ নিৰ্মান শিল্পৰ গোলকীয় বজাৰ একোখন থাকে। অন্তৰ্ভুক্ত নিৰ্মান শিল্পও গোলকীয় বজাৰ আছে।

### কেঁচা সামগ্ৰীৰ উপলভ্যতা (Access to Raw Materials) :

উদ্যোগসমূহত ব্যবহৃত হোৱা কেঁচা সামগ্ৰীৰ সন্তোষীয়া আৰু সহজে পৰিবহন কৰিব পৰা, হোৱা উচিত। সন্তোষীয়া আকলিব নোৱাৰা (Bulky) আৰু ওজনত হুস পদাৰ্থৰ (আবাৰ) ওপৰত আধাৰ কৰি থকা উদ্যোগৰ সাধাৰণতে, কেঁচা সামগ্ৰীৰ আশেপাশে স্থাপিত হয়, যেনে তীখা কুঁহিয়াৰ আৰু চিমেন্টৰ উদ্যোগ। কৃষি উপজাত দ্রব্য অথবা দুৰ্ঘ যোগনীয়াৰ উৎসৰ ওচৰে পাজৰে ক্ৰমে কৃষি প্ৰক্ৰিয়া আৰু ডেইৰী সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ কৰি লোৱা হয়।

### শ্ৰমিক যোগানৰ সুবিধা (Access to Labour Supply) :

উদ্যোগৰ অবস্থান নিৰ্ণয় কৰাৰ বাবে এটা প্ৰয়োজনীয় কাৰক হ'ল শ্ৰমিকৰ যোগান থকা। কিছুমান উদ্যোগত, দক্ষতা থকা শ্ৰমিকৰ প্ৰয়োজন হয়। উদ্যোগ প্ৰক্ৰিয়াৰোৰত, পদ্ধতি যন্ত্ৰৰ প্ৰৱৰ্তনে, স্বয়ংক্ৰিয়তা আৰু নমনীয়তাৰ উদ্যোগৰ শ্ৰমিক নিৰ্ভৰশীলতা হুস কৰাইছে।

### শক্তিৰ উৎসলৈ থকা সুবিধা (Access to Sourcess of Energy) :

যিৰোৰ উদ্যোগে অধিক শক্তিৰ ব্যবহাৰ কৰে, তেনে উদ্যোগৰ অবস্থান শক্তি যোগনীয়াৰ উৎসৰ ওচৰত থাকে যেনে এলুমিনিয়াম উদ্যোগ।

পূৰ্বতে শক্তিৰ মুখ্য উৎস আছিল কয়লা, এতিয়া ভালেমান উদ্যাগৰ বাবে জলবিদ্যুত আৰু খাৰজা তেল, প্ৰয়োজনীয় শক্তিৰ উৎস হিচাবে পৰিগণিত হয়।

### পৰিবহন আৰু যোগাযোগৰ সুবিধা (Access to Transportation and Communication Facilities) :

কেঁচামালৰ কাৰখনালৈ কঢ়িয়াই নিওঁতে, আৰু সম্পূৰ্ণ হৈ উঠা দ্রব্যবোৰক, বজাৰলৈ স্থানান্তৰ কৰোতে, খৰটকীয়া আৰু সুযোগ্য পৰিবহন ব্যবস্থা থকাটো উদ্যোগত বিকাশৰ বাবে অপৰিহাৰ্য কোনো একক উদ্যোগৰ অবস্থান নিৰ্ণয় কৰাত পৰিবহনৰ বাবদ লগা থৰছে প্ৰয়োজনীয় ভূমিকা লয়। পশ্চিম ইউৰোপ আৰু উত্তৰ পূৰ্ব আমেৰিকাই, অৰ্তি উন্নত পৰিবহন ব্যবস্থাৰ জৰিয়তে উদ্যোগ সমূহক অঞ্চলটোত ঘনীভূত হোৱাৰ বাবে প্ৰভাৱিত কৰে। আধুনিক উদ্যোগ, সমূহ যাতায়ত পদ্ধতিৰ লগত, অবিচ্ছেদ্যভাৱে সাঙ্গেৰ থাই আছে। যাতায়তৰ উন্নতিয়ে, পূৰ্ণাঙ্গ অৰ্থনৈতিক বিকাশ সাধন কৰে আৰু নিৰ্মান শিল্পত আঞ্চলিক বিশেষত কঢ়িয়াই আনে।

বিনিময় আৰু সন্তোষ পৰিচালনা কৰিবলৈ উদ্যোগৰ যোগাযোগৰ সুবন্দৰ্ভত থকা অতিকৈ প্ৰয়োজন।

### চৰকাৰৰ নীতি (Government Policy) :

“সমউন্নয়ন” অৰ্থনৈতিক বিকাশক, উৎসাহিত কৰিবলৈ চৰকাৰৰ আঞ্চলিক নীতি অবলম্বন কৰে আৰু সেইকাৰণে নিৰ্দিষ্ট অঞ্চল বিশেষে উদ্যোগ প্ৰতিষ্ঠা কৰে।

### স্তৰ্পীকৃত অৰ্থনীতিৰ পথ/উদ্যোগৰ মাজৰ সংযোগ (Access to Agglomeration Economies/Links between Industries) :


অগ্ৰগামী আৰু আন আন উদ্যোগৰ ওচৰে পাজৰে থকাৰ বাবে আন বহুতো লঘু উদ্যোগ উপকৃত হৈ আছে। এনে ধৰণৰ উপকাৰক গোট থাই থকা অৰ্থনীতি বুলি আখ্যা দিব পাৰি। বিভিন্ন উদ্যোগৰ মাজত সংযোগ থকা বাবে, তাৰ পৰা সঞ্চয়ে ব্যুৎপত্তি লাভ কৰে।

উদ্যোগৰ অবস্থান নিৰ্ণয় কৰাত, এই সকলোৰোৰ কাৰকে একেলগে কাৰ্য কৰে।

### চলন্ত শিল্প উদ্যোগ (Foot loose Industries)

চলন্ত শিল্প উদ্যোগ, বিভিন্ন ঠাইত ব্যাপক ভাবে অবস্থান ল'ব পাৰে। ইইঁতে কোনো বিশেষ ধৰণৰ কেঁচামাল ওজন হুস অথবা আনধাৰণৰ কোনো ক্ষেত্ৰতেই নিৰ্ভৰশীল নহয়। এইবোৰ উদ্যোগ, প্ৰধানকৈ যিকোনো ঠাইৰ পৰা আহৰণ কৰিব পৰা উপাদানৰ ওপৰত নিৰ্ভৰশীল। এই উদ্যোগৰ পৰা উৎপাদনৰ পৰিমাণ কম হয় আৰু বনুৱাৰ নিযুক্তি কম। সাধাৰণতে এনে ধৰণৰ উদ্যোগৰ পৰা প্ৰদুষণ হোৱাৰ সম্ভাৱনা মহি। ৰাস্তা-ঘাটৰ, সুগম অবস্থাই এই উদ্যোগৰ অবস্থান নিৰ্ণয়ক কাৰক।

### Classification of Industries



Dailyassam.com

## নির্মান শিল্পৰ শ্ৰেণীবিভাগ (Classification of Manufacturing Industries) :

আকাৰ, ব্যবহাৰ হোৱা দ্রব্য / কেঁচা সামগ্ৰী, উৎপাদন/সামগ্ৰী আৰু মালিকানাৰ ওপৰত নিৰ্ভৰ কৰি, নিৰ্মান শিল্পক, কেইবটাৰ শ্ৰেণীত বিভক্ত কৰিব পাৰি। (Fig 6.1)

### উদ্যোগৰ আকাৰ (Industries Based on Size) :


বিনিয়োগ হোৱা মূলধনৰ পৰিমাণ, নিযুক্তি থকা শ্ৰমিকৰ সংখ্যা আৰু উৎপাদিত সামগ্ৰীৰ মুঠ আয়তনে, উদ্যোগ একোটাৰ আকাৰ নিৰ্ণয় কৰে। একে অনুপাতে, উদ্যোগৰোক কুটীৰ, ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ ইত্যাদি শ্ৰেণীৰ বিভক্ত কৰিব পাৰি।

### গাৰ্হস্থী অথবা কুটীৰ শিল্প (Household Industries or Cottage Manufacturing) :

কুটীৰ শিল্প অতিশয় ক্ষুদ্ৰ নিৰ্মান একক বুলিব পাৰি। কাৰিকৰ (craftmen) অথবা হস্তশিল্পী (artisans) সকলে নিজ নিজ পৰিয়ালৰ সদস্য, নাইবা আংশিক সময় সাপেক্ষে নিযুক্তি দি লোৱা বনুৱাৰ সহায়েৰে সৰল হস্ত সজুলি আৰু স্থানীয় ভাবে লাভ কৰা কেঁচামালক ব্যবহাৰ কৰি, দৈনন্দিন ব্যবহাৰ্য সামগ্ৰী প্ৰস্তুত কৰি উলিয়ায়। সম্পূৰ্ণ শেষ হৈ-উঠা সামগ্ৰী থিনি, পৰিয়ালটোৱ সদস্যৰ মাজত ভাগ বতৰা হ'ব পাৰে নাইবা বিনিময় (Barter) প্ৰথাৰ যোগেদি ব্যবহাৰ হ'ব পাৰে। এই উদ্যোগৰ বানিজ্যিক তাৎপৰ্য নাই বুলিয়ে কৰ পাৰি আৰু বেছিভাগ সজুলিকে যিহেতু স্থানীয়ভাবে উত্পাদন কৰে; সেইকাৰণে মূলধন আৰু পৰিবহন নিয়ন্ত্ৰণ, একোকে প্ৰভাৱ নপৰে। চিত্ৰ ৬.২ (ক) নগালেন্ডৰ গাৰ্হস্থী উদ্যোগৰ উদাহৰণ



চিত্ৰ ৬.১ (a) : নিজৰ চোতালত মাটি'ৰ বাচন নিৰ্মান কৰি থকা এজন লোক।



চিত্ৰ ৬.২ (b) : অৰুণাচল প্ৰদেশৰ বাটৰ দাঁতিত, এজন লোকে বাহেৰে পাছি সাজি আছে।

এই উদ্যোগখন্তই উৎপাদন কৰি উলিওৱা কিছুমান সাধাৰণ দৈনন্দিন ব্যবহাৰ্য সামগ্ৰীৰ ভিতৰত, খাদ্যবস্তু, বস্ত্ৰ, কঁঠ, মৎপাত্ৰ, সজুলি, চকী মেজ আদি আচৰা-পত্ৰ, জোঁতা, চামৰৰ পাতল জৰী (Thongs) আৰু চামৰৰ পৰা বনোৱা অন্যান্য সামগ্ৰী মৃৎশিল্প, বোকা-শিল্পৰ পৰা বনোৱা ইটা আদিয়ে প্ৰধান। সোন, ৰূপ আৰু ব্ৰজঞ্জৰ ব্যবহাৰৰ দ্বাৰা 'সোনাৰী সকলে গহনা-গাঠি'ৰ আদি বনায়। বননিৰ পৰা আহৰণ কৰি অনা বাঁহ, কাঠ আদিৰ পৰা কিছুমান স্থানীয় কাৰিকৰী আৰু হস্তশিল্প গঢ়ি উঠিছে।

### ক্ষুদ্ৰ উদ্যোগ (Small Scale Manufacturing) :

উৎপাদনৰ কৌশল আৰু নিৰ্মান কৰা স্থানৰ (ঘৰৰ বাহিৰত থকা কৰ্মশালা/উৎপাদনকাৰীৰ জুপুৰিত) ভিত্তিত ক্ষুদ্ৰ উদ্যোগক গাৰ্হস্থী উদ্যোগৰ পৰা পৃথক ভাবে চিনাত্ত কৰিব পাৰি। ক্ষুদ্ৰ উদ্যোগত, স্থানীয় ভাবে পোৱা কেঁচামাল, সৰল শক্তি চালিত যন্ত্ৰ আৰু


অর্ধ-কর্ম দক্ষতা থকা শ্রমিকৰ ব্যবহাব হয়। এই উদ্যোগৰ পৰা নিযুক্তি বেছিকে হোৱাৰ ওপৰিও স্থানীয় লোকসকলৰ ক্ৰয় ক্ষমতা, বৃদ্ধি পায়। সেইবাবে, ভাৰতবৰ্ষ, চীনদেশ, ইন্দোনেছিয়া আৰু ব্ৰাজিল আদিৰ দৰে দেশসমূহে শ্রমিকৰ গাঢ়তা থকা ক্ষুদ্ৰ শিল্পক তেওঁলোকৰ নিবনুৱা জনসংখ্যাক নিযুক্তিৰ ঘোগান ধৰিব পৰাকৈ বিকাশ কৰিছে।

### বৃহৎ নিৰ্মান শিল্প (Large Scale Manufacturing)

বৃহৎ নিৰ্মান শিল্পই, বৃহৎ বজাৰ, বিভিন্ন তৰহৰ কেঁচামাল, প্ৰচুৰ শক্তি, বিশেষ পাৰদৰ্শিতা থকা কৰ্মী, উন্নত প্ৰযুক্তিবিদ্যা, একেধৰনৰ হোৱা গোট উৎপাদন আৰু প্ৰচুৰ মূলধন সাঁড়ুৰি লয়। যোৱা ২০০ বছৰৰ পূৰ্বে, এই নিৰ্মান শিল্পই, বৃটিছ গণবাজ্য, যুক্তৰাষ্ট্ৰৰ উত্তৰ পূৰ্ব অকল আৰু ইউৱোপত, গা-কৰি উঠিছিল। এতিয়া সমগ্ৰ পৃথিবীত পৰিব্যাপ্তি হ'বলৈ ধৰিছে।



চিত্ৰ ৬.৩ : অসমৰ বিক্ৰীয় বাবে বখা কুটীৰ শিল্পজাত সামগ্ৰীসমূহ।




চিত্ৰ ৬.৪ : জাপানৰ মটৰ কোম্পানী এটাত, যাত্ৰীবাহী গাড়ীবোৰৰ সংযোজন ঘটোৱা দৃশ্য।

(ক) কৃষিজ উদ্যোগ (Agro-Based Industries) : কৃষিজ প্ৰক্ৰিয়াত, পথাৰ আৰু পামবোৰৰ পৰা অনা কেঁচা মালবোৰক, প্ৰক্ৰিয়াকৰণৰ দ্বাৰা সম্পূৰ্ণ শেষ পদাৰ্থলৈ প্ৰস্তুত কৰি, প্ৰাম্য আৰু নগৰৰ বজাৰৰ বাবে লৈ যায়। মুখ্য কৃষিজাত উদ্যোগ বোৰৰ ভিতৰত থাকে চেনি, আচাৰ, ফলৰ বস, পানীয় দ্রব্য (চাহ, কফি আৰু ক'কা), মছলা আৰু চৰিযুক্ত তেল আদি আৰু বয়ন উদ্যোগৰ ভিতৰত থাকে কপাহ, মৰাপাট আৰু ৰেছম, ৰবৰ উদ্যোগ ইত্যাদি।

### খাদ্য প্ৰক্ৰিয়াকৰণ (Food Processing) :

খাদ্য প্ৰক্ৰিয়াত, মিহিকৰা, ক্ৰীম প্ৰস্তুত কৰা, ফলমূলৰ প্ৰক্ৰিয়াকৰণ কৰি লোৱা আৰু মিঠাইৰ কাৰিকৰৰ কাম আদি অন্তভুক্ত হৈ আছে। সংৰক্ষণৰ কিছুমান কাৰিকৰী কৌশল যেনে, শুকোৱা, স্ফুটন প্ৰক্ৰিয়া (Fermenting) আৰু চিঞ্চি অনাৰ বিষয়ে পুৰণিকালৰ পৰা যদিও সৰ্বজন বিদিত হৈ আছিল। প্রাক-ওদ্যোগিক বিশ্লেষণ চাহিদাৰ অনুপাতে এইবোৰ ব্যবহাৰ তেনেই সীমিত বুলিব পাৰি।



চিত্ৰ ৬.৫ : তামিলনাড়ুৰ নীলগিৰি পাহাৰৰ সমীপত থকা এখন চাহ বাগিছা আৰু এটা কাৰখনা।


ওদ্যোগিক ভিত্তিত কৰা বানিজ্যিক কৃষি, কৃষি ব্যবসায় বোলে, য'ত প্রায়ে ব্যবসায়ী গোষ্ঠীয়ে ধনৰ বিনিয়োগ কৰে। কৃষিতকৈ, বাহিৰ জগতত হে এওঁলোকৰ মূখ্য অনুৰাগ থাকে। উদাহৰণস্বৰূপে, চাহ বোপন ব্যবসায়ৰ লগত থকা বৃহৎ নিগম সমূহ কৃষি ব্যবসায় ক্ষেত্ৰবোৰ, যন্ত্ৰচালিত আৰু আকাৰত ডাঙৰ হোৱাৰ লগতে উচ্চ গঠনৰ হয়। ৰসায়নৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, আৰু সেয়েহে এইবোৰৰ “কৃষিজ কাৰখনা” নামেৰেও অভিহিত কৰিব পাৰো।

#### (খ) খনিজাত উদ্যোগ (Mineral based Industries) :

এই উদ্যোগত খনিজ পদাৰ্থ কেঁচামাল হিচাবে ব্যবহৃত হয়। কিছুমান উদ্যোগে ফেৰাচ (লো) মিহলি হৈ থকা লৌহ ধাতবীয় খনিজ পদাৰ্থ ব্যবহাৰ কৰে যেনে লো-তীখা উদ্যোগ। কিন্তু আন কিছুমানে, অলৌহ ধাতবীয় খনিজ পদাৰ্থ ব্যবহাৰ কৰে। যেনে এলুমিনিয়াম, তাম আৰু গহনা গাঠিৰিৰ উদ্যোগ সমূহ। বহুতো উদ্যোগে আকৌ অ'ধৰ্মতবীয় খনিজ পদাৰ্থৰ ব্যবহাৰৰ দ্বাৰা, চিমেন্ট আৰু মৃত্তিকা উদ্যোগ চলাই আছে।

#### (গ) ৰাসায়নিকাত উদ্যোগ (Chemical based Industries)

এই উদ্যোগে, প্ৰাকৃতিক ভাৱে আহৰণ কৰা ৰাসায়নিক খনিজ পদাৰ্থ সমূহক ব্যবহাৰ কৰে, উদাহৰণ স্বৰূপে খনিজ তেলক (পেট্ৰোলিয়াম), পেট্ৰোৰাসায়নিক উদ্যোগত ব্যবহাৰ কৰা হয়। লবণ চালফাৰ আৰু পটাছ উদ্যোগ সমূহে স্বাভাৱিক খনিজ পদাৰ্থ, ব্যবহাৰ কৰে। কাঠ আৰু কয়লাৰ পৰা আহৰণ কৰা কেঁচামালৰ ওপৰত আধাৰ কৰিব বাসায়নিক উদ্যোগ গঢ়ি উঠে। সাংশ্ৰেণিক সূতা, প্লাষ্টিক আদি ৰাসায়নিক উদ্যোগৰ উদাহৰণ।



চিত্ৰ ৬.১ : আলাক্ষাৰ, কেট্টিছিকান কাঠলি অঞ্চলৰ  
মাজমজিয়াত থকা এটা কাগজৰ কলঘৰ।

#### (ঘ) বনজ ভিত্তিক কেঁচামাল ব্যবহাৰ কৰা উদ্যোগ (Forest based Raw Materials using Industries)

বনাঞ্চলে, বহুতো মূখ্য আৰু গৌণ উপাদানৰ যোগান ধৰিব পাৰে যিবোৰ কেঁচা মাল হিচাবে উদ্যোগত ব্যবহাৰ হয়। গছৰ কাণ্ড ব্যবহাৰ কৰি চকী মেজ আচৰাৰ পত্ৰবোৰ বনোৱা হয়, কাঠ, বাঁহ আৰু ঘাঁহৰ পৰা কাগজ উদ্যোগ গঢ়ি উঠে। গছৰ এঁঠা বননিৰ পৰা সংগ্ৰহ কৰি, এঠাৰ উদ্যোগ গঢ়ি লৈ উঠে।

#### (ঙ) জৈৱ সম্পদ আধাৰিত উদ্যোগ (Animal based Industry)

চামৰাৰ উদ্যোগৰ বাবে প্ৰয়োজন হোৱা চামৰা আৰু উনসূতা বোৱাকটা কামৰ বাবে প্ৰয়োজন হোৱা উন, জন্তুৰ পৰা আহৰণ কৰা হয়। তদুপৰি হাঁতীৰ দাঁতৰ পৰা হাতীদাঁত শিল্প (ivory) কেচামাল আহৰণ কৰা হয়।

#### উৎপাদিত/ সামগ্ৰীৰ আধাৰত থকা উদ্যোগ (Industries Based on Out-put Product) :

তোমালোকে, লো নাইবাৰ তীখাৰ পৰা নিৰ্মান কৰা কিছুমান যন্ত্ৰ আৰু সজুলি নিশ্চয় দেখিছা। এনে যন্ত্ৰপাতি আৰু সজুলিৰ বাবে প্ৰয়োজন থকা কেঁচা পদাৰ্থবিধ হ'ল লো আৰু তীখা। লো-তীখা নিজেও এবিধ উদ্যোগ যিবোৰ উদ্যোগৰ পৰা উৎপাদিত হোৱা সামগ্ৰীক, কেঁচামাল হিচাবে ব্যবহাৰ কৰি, অন্যান্য দ্রব্য প্ৰস্তুত কৰা হয়, সেই বোৰক মৌলিক উদ্যোগ বোলে। ইয়াত জড়িত হৈ থকা যোগসূত্ৰবোৰ চিনাক্ত কৰিব পাৰিবানে? লো/তীখা→“বয়ন” উদ্যোগত ব্যবহৃত হোৱা যন্ত্ৰ → গ্ৰাহকৰ ব্যবহাৰ্য বস্ত্ৰ।

গ্ৰাহকৰ সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগে, যি দ্রব্য উৎপাদন কৰে, সেইবোৰক গ্ৰাহকে প্ৰত্যক্ষভাৱে উপভোগ কৰে। উদাহৰণ এটা চোৱা—কঢ়ি আৰু বিস্কুট, চাহ, চাবোন আৰু প্ৰসাধন সামগ্ৰী, লিখিব পৰা কাগজ, টেলিভিচন্ ইত্যাদি হ'ল গ্ৰাহকৰ সামগ্ৰী নাইবাৰ অমৌলিক উদ্যোগ।

## স্বামীত্ব আধাৰিত উদ্যোগ (Industries Based on Ownership) :

(ক) ৰাজহৰা খন্দৰ উদ্যোগ সমূহৰ স্বত্ব আৰু পৰিচালনাৰ দায়িত্ব, চৰকাৰৰ হাতত থাকে। ভাৰতবৰ্যত ভালেমান ৰাজহৰা খন্দৰ উদ্যোগ আছে। (PSUs)। সমাজতান্ত্ৰিক দেশসমূহত বহুতো ব্যক্তিগত খন্দৰ উদ্যোগ আছে। মিশ্রিত অৰ্থনীতি থকা দেশসমূহত, ৰাজহৰা খণ্ড আৰু ব্যক্তিগত খণ্ড, দুয়োবিধকে থকা দেখা যায়।

(খ) ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহৰ স্বত্ব, বিনিয়োগকাৰীৰ স্বতন্ত্ৰভাৱে, থাকে। এনেবোৰৰ পৰিচালনাৰ ভাৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত থাকে। পুঁজিপতি দেশে, উদ্যোগবোৰক, সাধাৰণতে ব্যক্তিগত স্বত্বাধীকাৰত ৰাখে।

(গ) যুক্ত খন্দৰ উদ্যোগৰ পৰিচালনাৰ দায়িত্ব যুক্ত মূলধন বিনিয়োগ কৰা কোম্পানীৰ হাতত থাকে,—নতুৰা কেতিয়াৰা ব্যক্তিগত আৰু ৰাজহৰা খণ্ড একগোট হৈও উদ্যোগৰ প্ৰতিষ্ঠা কৰে আৰু পৰিচালনাৰ দায়িত্বও লয়। তোমালোকে বাৰু এনে উদ্যোগৰ তালিকাএখন প্ৰস্তুত কৰিব পাৰিবানে?

## বৃহৎ লৌকিক বা পৰম্পৰাগত উদ্যোগ অঞ্চল (Traditional Large-Scale Industrial Regions) :

এনে উদ্যোগ, গুৰু উদ্যোগৰ ওপৰত আধাৰিত আৰু প্ৰায়ে কয়লা ক্ষেত্ৰে, ওচৰে পাজৰে অবস্থান লয় আৰু ধাতু গলাই পৰিস্কাৰ কৰা (Smelting) গুৰু যন্ত্ৰবিদ্যা, ৰাসায়নিক নিৰ্মাণ শিল্প অথবা বয়ন উৎপাদন আদিৰ সৈতে জড়িত হৈ থাকে। এই ধৰণৰ উদ্যোগক ধোৱাপুঁজিৰ (smokestack) উদ্যোগ নামেৰে জানিব পাৰি। লৌকিক উদ্যোগ সমূহ নিম্নলিখিত উপায়েৰে চিনাক্ত কৰণ কৰা হয়

- নিৰ্মাণ শিল্প সমূহত, উচ্চহাৰত কৰ্মসংস্থাপন থাকে।

প্ৰায় নিম্ন মানৰ আৰু সমূলি সুবিধা নথকা, বেছি ঘনকৈ থকা আবাস গৃহবোৰ, আৰ্কণনীয় পৰিবেশ নথকা, উদাহৰণ স্বৰূপে প্ৰদুষণ, দৰ্ম খাই থকা আবৰ্জনা ইত্যাদি।

• পথিবীব্যাপী সামগ্ৰীৰ চাহিদা হুস পালেই, কাৰখনাবোৰ বন্ধ হোৱাৰ উপক্ৰম দেখা দিয়ে, ফলত নিবন্ধুৰা সমস্যা, প্ৰবাসী আৰু সমাজচুক্ত ব্যক্তিৰ সমস্যা আদি আৰম্ভ হয়।

## জাৰ্মানীৰ ৰুট কয়লা ক্ষেত্ৰ (The Ruhr Coal field, Germany) :

ইউৱোপৰ এক মুখ্য উদ্যোগিক অঞ্চল হিচাবে, ৰুট কয়লা ক্ষেত্ৰই বহুত দিনৰ পৰা সুখ্যাতি আৰ্জিছে। কয়লা আৰু লো তীখাই, ইয়াৰ অৰ্থনীতিৰ ভেঁটি গঢ়ি তুলিছিল, কিন্তু লাহে লাহে কয়লাৰ চাহিদা হুস পাই গ'লত, উদ্যোগ সমূহো সঞ্চৰিত হ'বলৈ আৰম্ভ কৰে। আনকি আকৰিক লোৰ পৰিমান নিঃশেষ হোৱাৰ পিছতো, জলপথেৰে, লোৰ আকৰ ৰুট অঞ্চললৈ আমদানী কৰি আনি থাকিও, উদ্যোগসমূহ তিস্তি আছিল।

জাৰ্মানীৰ মুঠ তীখা উৎপাদনৰ ৮০ শতাংশই ৰুট অঞ্চলে যোগান ধৰে। কিন্তু ঔদ্যোগিক ধাৰাবাহিকতাৰ পৰিবৰ্তনে কিছুমান অঞ্চলক ধৰণৰ গৰাহলৈ টানি নিছে, আৰু লগতে ঔদ্যোগিক আবৰ্জনা আৰু প্ৰদুষনেও নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে।

অতীজত, সুখ্যাতি আৰ্জি হোৱা ৰুট অঞ্চলৰ ভৱিষ্যৎ উন্নতি, এতিয়া আৰু কয়লা বা তীখাৰ সামগ্ৰীক কেন্দ্ৰ কৰি নহ'ব, বৰঞ্চ বহুতো নতুন উদ্যোগ, যেনে প্ৰকাণ অ'পেল গাড়ীৰ একত্ৰীকৰণ কৰাৰ নিচিনা উদ্যোগ, নতুন ৰাসায়নিক উদ্যোগ, বিশ্ববিদ্যালয় আদিৰ ওপৰত, ভাৰ্বিষ্যৎ উন্নতি বেছি নিৰ্ভৰশীল। চহৰখনৰ বহিঃভাগত গঢ়ি উঠা বজাৰৰ কেন্দ্ৰ সমূহৰ ফলস্বৰূপে, “নবতম ৰুট” (New Ruhr) স্থলাং শ হিচাবে এটা নতুন দৃশ্য আৰ্বৰ্ভাৰ হ'বলৈ ধৰিছে।

## উচ্চ প্ৰযুক্তিবিদ্যা থকা উদ্যোগৰ ধাৰণা (Concept of High Technology Industry) :

ওদ্যোগিক কাৰ্য্যকলাপৰ পৰবৰ্তী প্ৰজন্মকে, উচ্চ প্ৰযুক্তিবিদ্যা বা সৰলভাৱে উচ্চ প্ৰযুক্তি বুলি ক'ব পাৰি। গভীৰভাৱে কৰা অনুসন্ধান আৰু বিকাশৰ (R and D) প্ৰয়োগৰ প্ৰচেষ্টাবে উন্নত বিজ্ঞানসম্মত আৰু কাৰিকৰি গুণবিশিষ্ট সামগ্ৰীৰ প্ৰস্তুতকৰণক, অনুধাৰণ কৰোতে, উচ্চ প্ৰযুক্তিৰ বিষয়ে ভালধৰণে বুজিব পৰা যায়। মুঠ শ্ৰমশক্তিৰ বৃহৎ অংশই পেছাদাৰী (বগা গলাবন্ধধাৰী, White Collar) কৰ্মী-সকলৰ দ্বাৰা গঠিত। প্ৰকৃত উৎপাদনকাৰী কৰ্মী (নীলা গলাবন্ধধাৰী, Blue Collar) সকলতকৈ উন্নত দক্ষতা সম্পৰ্কতা থকা বিশেষজ্ঞৰ সংখ্যা সৰহ। বৈধিক একত্ৰীকৰণ প্ৰযোজিত হৈ থকা, যন্ত্ৰমানৰ অধ্যয়ন, কম্পিউটাৰৰ দ্বাৰা প্ৰযোজ্য নক্সা (Computer Aided

design, CAD) আৰু গলন আৰু শোধন প্ৰক্ৰিয়াত থকা ইলেকট্ৰনিক নিয়ন্ত্ৰণ, আৰু নতুন বাসায়নিক আৰু ঔষধিযুক্ত দ্রব্যৰ অহৰহ উন্নতি সাধন হৈ থকাবোৰে হ'ল, উচ্চপ্ৰযুক্তি উদ্যোগৰ উল্লেখযোগ্য উদাহৰণ।

বৃহত্তাকাৰে একগোট খাই থকা গাঁঠনি, কাৰখনা আৰু সংৰক্ষণ কৰা গুদাম ঘৰ থকা অঞ্চল সমূহতকৈ, পৰিষ্কাৰ আহল বহল, সৰু, আধুনিক, বিক্ষিপ্ত, দণ্ডৰ উদ্যোগ গবেষণাগার গৃহ বোৰে, উচ্চপ্ৰযুক্তি উদ্যোগৰ চিত্ৰপট চিহ্নিত কৰে। উচ্চ প্ৰযুক্তিৰ আৰম্ভণি আৰু উথানৰ সময়ত থকা বানিজ্যিক প্ৰকল্পবোৰ, আঞ্চলিক আৰু স্থানীয় উন্নয়নমূলক পৰিক্ৰমাৰ একোটা অংশ হৈ ৰয়।

উচ্চ-প্ৰযুক্তিৰ উদ্যোগসমূহ আঞ্চলিক ভিত্তিত ঘনীভূত, স্ব-ধাৰণক্ষম আৰু উচ্চপৰ্যায়ৰ বিশেষত্ব সম্পৰ্ক হোৱা বাবে, এনেবোৰ প্ৰযুক্তিক টেকনোপলিচ (Technopolis) বুলি কোৱা হয়। চানফলিচকোৰ ওচৰত থকা চিলিকন উপত্যকা (Silicon Valley) আৰু চিত্তিল (Seattle)-ৰ ওপৰত থকা চিলিকন ফৰেষ্ট আদিবোৰ হ'ল টেকনোপলিচৰ উদাহৰণ।

ভাৰতবৰ্ষৰ বাবে টেকনোপলিচৰ কিছু পৰিমানে বিকাশ ঘটিছেনে?

পৃথিবীৰ অৰ্থনীতিত নিৰ্মান শিল্পৰ তাৎপৰ্যপূৰ্ণ অবদান আছে। লো আৰু তীখা, বয়নশিল্প, মটৰগাড়ী প্ৰস্তুত শিল্প, পেট্ৰোৰাসায়নিক শিল্প আৰু ইলেকট্ৰনিকচ আদি, পৃথিবীৰ কিছুমান অতিকৈ প্ৰয়োজনীয় নিৰ্মান শিল্পৰ উদাহৰণ।

### লো আৰু তীখা উদ্যোগ (Iron and Steel Industry) :

লো আৰু তীখা উদ্যোগ, অন্যান্য বহুতো উদ্যোগৰ আধাৰ হিচাবে থাকে আৰু সেয়েহে, এই উদ্যোগক মৌলিক উদ্যোগ বুলি আখ্যা দিয়া হয়। ই, এইবাবে মৌলিক উদ্যোগ, কিয়নো আন কিছুমান উদ্যোগৰ অধিকতৰ উৎপাদনৰ কামত ব্যবহৃত হোৱা যন্ত্ৰপাতি আৰু সজুলিৰ বাবে, লো আৰু তীখাই কেঁচামাল হিচাপে কাম কৰে। এই উদ্যোগক গুৰু উদ্যোগ বুলিও ক'ব পাৰি কাৰণ, ইয়াত বহু পৰিমানে গধুৰ কেঁচা সামগ্ৰী ব্যৱহাৰ হয় আৰু উৎপাদিত সামগ্ৰীবোৰো বৰ গধুৰ।

জলস্ত চুলাত, (Blast Furnace) কয়লা আৰু চুনশিলৰ সংযোগত আকৰিক লো গলাই, লোৰ উৎপাদন কৰা হয়। গলিত লো চেঁচা কৰি কেঁচালো (Pig iron) তৈয়াৰ কৰা হয়। কেঁচা লোৰ লগত, মেঞ্জানিজৰ দৰে ক্ষমতাশালী পদাৰ্থ যোগ দি তীখালৈ পৰিবৰ্তন কৰি লোৱা হয়।

বৃহৎ সম্মিলিত তীখা উদ্যোগ সমূহ, পৰম্পৰাগত ভাৱে কেঁচা সামগ্ৰীবোৰ যেনে আকৰিক লো, কয়লা, মেঞ্জানিজ আৰু চুনশিলৰ উৎসৰ নিবৰ্ত্তী স্থানত অবস্থান কৰে। নতুৰা এনেকুৱা স্থানত অবস্থিত হয়, য'ব পৰা সহজতে কেঁচামাল কঢ়িয়াৰ পৰা যায়। উদাহৰণ স্বৰূপে, বন্দৰৰ আশেপাশে থকা অঞ্চল বোৰত। কিন্তু সৰুসুৰা তীখাৰ কলঘৰৰ কাৰণে, কেঁচামালতকৈ বজাৰলৈ থকা বাস্তাটোহে, বেছি প্ৰয়োজনীয়। সৰুসুৰা তীখাৰ বস্ত বনাবলৈ আৰু কাৰ্য্যকৰী কৰোতে খৰছ কম হয় আৰু এনে উদ্যোগ বজাৰৰ সমীপত গঢ় লৈ উঠিব পাৰে। কাৰণ এনে উদ্যোগে অপৰ্যাপ্তভাৱে থকা এৰেহা (পেলনীয়া) বস্তবোৰক কেঁচামাল হিচাবে ল'ব পাৰে। লৌকিকতালৈ লক্ষ্য কৰিলে, দেখিবলৈ পাৰা যে, বেছিভাগ তীখা, বৃহৎ একত্ৰিত উদ্যোগ স্থূলত উৎপাদন হৈছিল, কিন্তু সৰু সুৰা কলঘৰবোৰ কেবলমাত্ৰ, এটা প্ৰক্ৰিয়া খাপতে সীমাবদ্ধ হৈ থাকে সেয়া হল তীখা উৎপাদন।

### বিতৰণ (Distribution) :

লো আৰু তীখা এবিধ জটিল উদ্যোগ য'ত বহু পৰিমানৰ ধনৰ বিনিয়োগৰ প্ৰয়োজন থাকে। উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উন্নত ৰাষ্ট্ৰসমূহত লো আৰু তীখা উদ্যোগ ঘনীভূত হৈ আছে। যুক্তৰাষ্ট্ৰৰ লো তীখা উৎপাদন বৈছিকৈ থকা অঞ্চলবোৰ হ'ল ক্ৰমে উত্তৰ এপালেছিয়ান অঞ্চল (Pitmeadow), বৃহৎ হুদীয় অঞ্চল, (চিকাগো, গেৰি, ইৰি, ক্লিভলেণ্ড, লৱেইন, বাফেলো, আৰু ডুলুথ) আৰু অটলান্টিক উপকূলীয় অঞ্চল (স্পেৰোজ পইন্ট—আৰু মৰিছভিলা)। আলবামাৰ দক্ষিণৰ ফালে থকা ৰাষ্ট্ৰসমূহলৈকে, এই উদ্যোগ বিস্তাৰিত হৈছে। পিটচৰ্বাৰ্গ অঞ্চলত এই উদ্যোগৰ প্ৰাধান্য এতিয়া লোপ পাইছে। সেহেয়ে এই অংশটোক, যুক্তৰাষ্ট্ৰৰ “মামৰে ধৰা খোল” (Rust Bowl) নামে জনাজাত হৈছে। ইউৰোপৰ বৃটিছযুক্তৰাজ্য, জার্মানী, ফ্রান্স, বেলজিয়াম, লাক্ষেম্ স্বার্গ, নেডাবলেণ্ড আৰু ৰাছিয়াক আগশাৰ্বীৰ উৎপাদক হিচাকে গন্য কৰিব পাৰি। বৃটিছযুক্তৰাজ্যৰে উল্লেখনীয় তীখা কেন্দ্ৰবোৰ হ'ল ক্ৰমে স্কান্থপ, পট্টেলেবট আৰু ৰামিংহাম; জার্মানীৰ ডুইছৰ্বাৰ্গ, ডটমাণ, ডাচেলডৰ্ফ আৰু এছেন, ফ্রান্সৰ লি ক্ৰছেট আৰু চেট্ট্ৰিটিয়েনি, আৰু ৰাছিয়াৰ মঙ্কো, চেন্ট পিটাছৰ্বাৰ্গ, লিপেটক্স, টুলা আৰু ইউক্ৰেনৰ, ক্ৰিভয়ৰগ আৰু ডনেচেক্স ইত্যাদি। এছিয়া মহাদেশত অস্তৰুক্ত হৈ থকা উল্লেখযোগ্য কেন্দ্ৰ সমূহ হ'ল ক্ৰমে:

জাপানৰ নাগাছাকি আৰু 'টকিঅ'—যাকোহামা; চীনদেশৰ চাংহাই, টিয়েনচিন আৰু উহান; ভাৰতবৰ্ষৰ জামছেদপুৰ, কুলটি, বান্ধুৰ, দূর্গাপুৰ, ৰূৰকেল্লা, ভিলাই, বোকাৰো, ছালেম, বিশাখাপট্টনম, ভদ্ৰারতী ইত্যাদি।

ত্বৰ মানচিত্ৰ এখন চাই, উক্ত ঠাই / কেন্দ্ৰবোৰৰ অবস্থান নিৰ্ণয় কৰি আলোচনা কৰা।

## কপাহী বয়ন শিল্প (Cotton Textile Industry) :

কপাহী বয়ন শিল্পক, মুঠতে তিনিটা উপভাগত বিভক্ত কৰিব পাৰি, যেনে হস্তাত, শক্তিচালিত আৰু কলঘৰৰ উৎপাদন। হস্তাত খণ্ডটোত বেছি শ্ৰমিকৰ নিযুক্তি দিয়া হয় আৰু অৰ্দ্ধ দক্ষতা সম্পন্ন কৰ্মীক বেছিকৈ নিয়োজিত কৰা হয়। ইয়াত বিনিয়োগ হোৱা মূলধনৰ পৰিমান কম। স্বাধীনতা আন্দোলনৰ এটা অংশ হিচাবে মহাআগামীয়ে খাদীৰ প্ৰচাৰ কৰিব দৃষ্টি কৰিছিল জানানে?

হস্তাত খণ্ডত সূতাকতা কাপোৰ বোৱা আৰু কাপোৰৰ সম্পূৰ্ণ কাম অন্তভুৰ্ত হৈ থাকে। শক্তিচালিত তাঁত শালত যন্ত্ৰপাতিৰ প্ৰয়োগ হয় আৰু ইয়াত শ্ৰমিকৰ সংখ্যাও তাকৰ লগতে উৎপাদনৰ মাত্ৰাও অধিক। কপাহী বয়ন শিল্পৰ কলঘৰত বহুগুণে বেছি মূলধনৰ বিনিয়োগ কৰিব লগা হয় আৰু ইয়াৰ পৰা দম্পত্তি মিহি কাপোৰ উৎপাদন হৈ থাকে।

কেঁচামাল হিচাবে, ভাল গুণবিশিষ্ট কপাহ, কপাহী বয়ন শিল্পৰ বাবে বেছি প্ৰয়োজনীয়। পৃথিবীৰ সৰ্বমুঠ উৎপাদনৰ আধাতকৈ বেছি কপাহ, ভাৰতবৰ্ষ, চীনদেশ, যুক্তৰাষ্ট্ৰ, পাকিস্তান, উজ্বেকিস্তান আৰু ইজিপ্তে উৎপাদন কৰে। যুক্তৰাজ্য, উত্তৰ পশ্চিম ইউৱোপৰ দেশসমূহ আৰু জাপানে আমদানীকৃত আহেৰে কপাহী বন্ধু উৎপাদন কৰি আহিছে। আমদানীকৃত কপাহৰ, আধাৰো বেছি, ইউৱোপে অকলে আমদানী কৰে।

এতিয়া সাংশ্লেষিক সূতাৰ সৈতে, কপাহী শিল্পই এক স্পন্দনহীন প্ৰতিযোগিতাত অৰতীৰ্ণ হ'ব লগা হোৱাত, বহুতো দেশত এই শিল্প, ভগ্নদিশলৈ গতি কৰি থকা দেখা পোৱা যায়। বিজ্ঞানৰ অঞ্চলত আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে উদ্যোগবোৰৰ গাঠনিক পৰিবৰ্তন সাধন কৰিছে। উদাহৰণস্বৰূপে কৰ পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধৰ পৰা সতৰৰ দশকলৈকে, জার্মানী কপাহীবয়ন শিল্পৰ উৎপাদনৰ বৃদ্ধিৰ ক্ষেত্ৰে ধূৰক হৈ তালিকাভুক্ত হৈ আছিল, কিন্তু এতিয়া তাৰো ভগ্নপ্রায় অবস্থাপ্রাপ্ত হৈছে। যিবোৰ দেশত বনুৱাৰ খৰছ বহু পৰিমাণে নিম্নমানৰ তেনে অনুমত দেশসমূহলৈ এতিয়া কপাহীবয়ন শিল্পৰ স্থানান্তৰ হ'ব লৈছে।

### ● অনুশীলনী ●

1. নিম্নলিখিত বিকল্পৰ সমূহৰ পৰা শুন্দি উত্তৰটো বাচি উলিওৰা।

(i) নিম্নলিখিত উত্তিসমূহৰ ভিতৰত কোনটোভুলকৈ আছেঃ—

- (a) হুগলী নদীৰে থকা সঙ্গীয়া জলপৰিবহন ব্যবস্থাৰ বাবে মৰাপাট উদ্যোগ সুবিধা হৈছে,
- (b) চেনি, কপাহ বয়ন আৰু উত্তিদজাত তেল বা চলন্ত শিল্প উদ্যোগ বোলে,
- (c) জলবিদ্যুৎ আৰু পেট্রোলিয়ামৰ বিকাশৰ ফলত, উদ্যোগৰ অবস্থান নিৰ্ণয়ক কাৰক হিচাবে থকা কয়লা শক্তিৰ ভূমিকা বিস্তৃত হাৰত হুস পাইছে,
- (d) ভাৰতবৰ্ষৰ বন্দৰ চহৰবোৰে শিল্পউদ্যোগক আকৰ্ষিত কৰে।

(ii) নিম্নলিখিত অৰ্থনৈতিক প্ৰকাৰবোৰৰ, কোনটো ব্যক্তিগত উৎপাদনৰ কাৰক হিচাবে থাকেঃ—

- |              |             |                   |                |
|--------------|-------------|-------------------|----------------|
| (a) পুঁজিপতি | (b) মিশ্রিত | (c) সমাজতান্ত্ৰিক | (d) এটাও নহয়। |
|--------------|-------------|-------------------|----------------|

(iii) নিম্নলিখিত উদ্যোগ সমূহৰ ভিতৰত কোনবিধে আন আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰেঃ—

- |                 |                    |                  |                         |
|-----------------|--------------------|------------------|-------------------------|
| (a) কুটীৰ শিল্প | (b) ক্ষুদ্ৰ উদ্যোগ | (c) মৌলিক উদ্যোগ | (d) চলন্ত শিল্প উদ্যোগ। |
|-----------------|--------------------|------------------|-------------------------|

(iv) নিম্নলিখিত অংশবোৰৰ ভিতৰত কোনটো শুন্দিৰাবে সমকক্ষ হৈ আছেঃ—

- |                                    |                                   |
|------------------------------------|-----------------------------------|
| (a) গাড়ী মটৰৰ উদ্যোগঃ লচ্ এঞ্জেলচ | (b) জাহাৰ নিৰ্মাণ শিল্পঃ লুচাকা   |
| (c) উৰাজাহাজ শিল্পঃ ফ্ৰ'বেন্স      | (d) লো আৰু তীখা শিল্পঃ পিটচৰ্বাগ। |

2. ৩০ টা মান শব্দেৰে নিম্নলিখিতৰ ওপৰত চমু টোকা লিখা।
  - (i) উচ্চ-প্ৰযুক্তি শিল্প
  - (ii) নিৰ্মান শিল্প
  - (iii) চলন্ত শিল্প উদ্যোগ।
3. ১৫০ টা শব্দতকৈ অধিক নোহোৱাকৈ নিম্নলিখিত সমূহৰ উত্তৰ লিখা।
  - (i) প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্য সমূহৰ পাৰ্থক্য লিখা।
  - (ii) পৃথিবীৰ উন্নত দেশসমূহত, সংঘটিত হৈ থকা মুখ্য আধুনিক উদ্যোগিক কাৰ্যাবলীৰ আলোচনা কৰা।
  - (iii) বহুতো দেশত, উচ্চ প্ৰযুক্তি থকা উদ্যোগসমূহ, মুখ্য মেট্ৰোপলিয়ান কেন্দ্ৰবোৰৰ সমীপবৰ্তী অঞ্চলবোৰলৈ আকৰ্ষিত হয়।  
ব্যাখ্যা কৰা।
  - (iv) আফ্ৰিকা মহাদেশত বহু প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ আছে আৰু তথাপিণ্ড শিল্প উদ্যোগত পিছপৰি আছে, মতামত দৰ্শেৰা।

### আঁচনি / কাৰ্য

- (i) তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিষয়াবৰ্গ সকলে ব্যবহাৰ কৰি থকা কাৰখনা নিৰ্মিত সামগ্ৰী সমূহৰ ওপৰত এটা জৰীপ কাৰ্য কৰা।
- (ii) জৈব লঘুকৰণ হ'ব পৰা (Biodegradable) আৰু জৈব লঘুকৰণ হ'ব নোৱাৰা (Non-Biodegradable) শব্দ দুটাৰ অর্থ বিচাৰি চোৱা। কেনে ধৰণৰ পদাৰ্থ ব্যবহাৰ কৰা ভাল? আৰু কিয়?
- (iii) তোমালোকৰ চাৰিওফালে দৃষ্টিপাত কৰা আৰু গোলকীয় মাৰ্ক মৰা বস্তুবিলাকৰ লগতে সেইবিলাকৰ ব্যবহৃত 'লোগো' (Logo) আৰু উৎপাদিত সামগ্ৰীবোৰ এখন তালিকা প্ৰস্তুত কৰি উলিওৱা।